

প্রাকৃতিক সম্পদ



পাঠ-১
প্রাকৃতিক সম্পদ

- ❖ সম্পদ হিচাপে ভূমি, জল, বন, বন্যপ্রাণী আৰু শক্তিৰ বিষয়ে জানিব পাৰিব।
- ❖ অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ ক্ষেত্ৰত ভূমি, জল, বনজ সম্পদ আৰু শক্তি সম্পদৰ গুৰুত্ব উপলব্ধি কৰিব।
- ❖ সম্পদসমূহৰ ব্যৱস্থাপনা আৰু সংৰক্ষণৰ ধাৰণা লাভ কৰিব।
- ❖ সম্পদৰ সংৰক্ষণৰ প্রতি সচেতনতা বৃদ্ধি হ'ব।

তোমালোকে সম্পদ আৰু সম্পদৰ প্ৰকাৰ সম্বন্ধে আগৰ শ্ৰেণীৰ পাঠত কিছু আভাস পাইছাইক। এই পাঠত প্ৰাকৃতিক সম্পদৰ গুৰুত্ব, ব্যৱহাৰ, ব্যৱস্থাপনা আৰু সংৰক্ষণৰ বিষয়ে চমুকে আলোচনা কৰা হৈছে।

মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানকেই প্ৰাকৃতিক সম্পদ বুলি ক'ব পাৰি। মাটি, পানী, বতাহ, খনিজ পদাৰ্থ, উদ্ধিদ, বন্যপ্রাণী আদি প্ৰকৃতিৰ অমূল্য অৱদান। এই আটাইবোৰেই মানুহৰ বাবে অতি উপযোগী সম্পদ।

ভূমি সম্পদ :

পৃথিৱীৰ উপৰিভাগৰ ২৯ শতাংশ হৈছে ভূমি। এই ভূমিয়েই জীৱজগতৰ আধাৰ। মানুহৰ অন্ন, বস্ত্ৰ, বাসস্থান আৰু ইন্দৰণৰ মূলতেই হৈছে ভূমি সম্পদ। সেইদৰে উদ্ধিদ আৰু প্ৰাণীৰ স্থিতি আৰু বিকাশো ভূমি সম্পদৰ ওপৰতে নিৰ্ভৰশীল। ভূমিৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ কৃষি, শিল্প, যাতায়াত, যোগাযোগ আদি গঢ় লৈ উঠিছে। অৰ্থাৎ মানুহৰ সভ্যতা, সংস্কৃতি, অৰ্থনীতি আদিৰ ক্ষেত্ৰত ভূমি বা মাটিৰ ভূমিকা সৰ্বাধিক। এই ভূমি বা মাটি কিন্তু অসীম নহয়। ই সীমিত। পৃথিৱীত মানুহৰ সংখ্যা কম হৈ থাকোতে মাটিৰ বিশেষ অভাৱ হোৱা নাছিল। কিন্তু জনসংখ্যা ক্ৰমে বাঢ়ি অহাত সেই অনুপাতে ব্যৱহাৰোপযোগী মাটিৰ অভাৱ হ'বলৈ ধৰে।

প্ৰধানকৈ জলবায়ু আৰু মাটিৰ গুণাগুণৰ তাৰতম্যৰ বাবেই পৃথিৱীৰ সকলো ঠাইতে সমানে জনবসতি গঢ়ি উঠা নাই। সাধাৰণতে ওখোৰা-মোখোৰা শিলাময় ঠাই, পাহাৰৰ থিয় ঢাল, পানী জমা হৈ থকা নিম্নভূমি, মৰু অঞ্চল, মেৰু অঞ্চল, ডাঠ অৱণ্য আদিত জনবসতি নথাকে বা থাকিলোও অতি সেৰেঙ্গা হয়।

ভূমিৰ গঠন (Formation of Soil) :

শিলত হোৱা বিচুলীভবনৰ ফলত ধৰাৰ উপৰিভাগত তুলনামূলক কোমল ভূমিৰ এক তৰপৰ সৃষ্টি হয়। ভূমি গঠনৰ এনে ভূতাত্ত্বিক প্ৰক্ৰিয়াত এক-ছেন্টিমিটাৰ মানৰ ডাঠ ভূমিৰ এটা তৰপ গঠন হ'বলৈ বহু শ বছৰৰ প্ৰয়োজন হয়। ভূমিৰ গঠন আৰু ভূমিৰ অৱক্ষয় দুয়োটাই কালক্ৰম অনুসাৰে চলি থাকে।



চিত্ৰ ১.১ বন্যপ্রাণী আৰু উদ্ধিদ

ভূমির ব্যবহার :

সাধাৰণতে কৃষিকার্য, উদ্যোগ, খনিজ সম্পদ আহুণ, বনানীকৰণ, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ভূমি ব্যৱহাৰ হয়। ভূমি বা মাটি ব্যৱহাৰ কৰোতে মানুহে ঠাইথিনিৰ অৱস্থান, জলবায়ুৰ ধৰণ, মাটিৰ গুণাগুণ, পানীৰ তৃংস, বনজ, খনিজ সম্পদ আদিৰ স্থিতি তথা অন্যান্য প্ৰাকৃতিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰাকৃতিকভাৱে সুবিধাজনক কোনো এঠাইত জীৱন নিৰ্বাহ কৰি থকা মানুহৰ কাষলৈ ক্ৰমান্বয়ে আইন ঠাইৰ মানুহৰ আগমন ঘটে। এনেদৰে লাহে লাহে জনসংখ্যা বৃদ্ধি হৈ আহিলে এটা সময়ত ব্যৱহাৰযোগ্য ভূমিৰ নাটনি হয়। উদাহৰণস্মৰণে ভাৰতৰ গংগা-ৰক্ষপুত্ৰ উপত্যকাৰ সমভূমি অঞ্চলৰ কথাকে ক'ব পাৰি। এই অঞ্চল কৃষি কাৰ্য আৰু বসবাসৰ বাবে উপযোগী। ইয়াত বসতি ঘন। আনহাতে পাহাৰীয়া অঞ্চলত স্থায়ী কৃষি, উদ্যোগ, যাতায়াত আদিৰ সুবিধা কম হোৱা বাবে তুলনামূলকভাৱে বসতি যথেষ্ট পাতল।

বৰ্তমানে এহাতে জনসংখ্যা বৃদ্ধি আৰু আনহাতে অৰ্থনৈতিক প্ৰতিযোগিতাৰ বাবে ব্যৱহাৰযোগ্য মাটিৰ চাহিদা বাঢ়িছে। ফলত মাটিৰ অত্যধিক ব্যৱহাৰ আৰু অপব্যৱহাৰো হৈছে। এনেৰোৰ কাৰণতে পৰিৱেশৰ ভাৰসাম্যও (Eco-logical Balance) বিনষ্ট হৈছে। অৰণ্য এখন ধৰংস কৰি যদি নগৰ এখন গাঢ়ি তোলা হয় নাইবা খেতিৰ বাবে উপযুক্ত পলসুৱা ভূমিত যদি উদ্যোগ স্থাপন কৰা হয়, তেনেহ'লে সেই ঠাইৰ স্বাভাৱিক পৰিৱেশ বিনষ্ট হ'ব। পাহাৰসমূহৰ মাটি জধে-মধে কাঢ়ি তোলাৰ ফলত ভূমিস্থলন হৈ পৰিৱেশ বিনষ্ট হোৱাৰ লগতে বিপদো সংঘটিত হয়। ভাৰতৰ সমূদায় মাটিৰ এক বৃহৎ অংশ পৰ্বত-পাহাৰ আৰু মৰুভূমিৰে আবৃত। ২০১৮ চনৰ বিশ্ব-বেংকৰ এক তথ্য অনুসৰি ভাৰতৰ ৬০.৪৩% ভূমি কৃষিকাৰ্যত ব্যৱহাৰ হয়। সেইদৰে বসতিৰ বাবে ব্যৱহাৰ মাটিৰ পৰিমাণো বৃদ্ধি হৈ আহিছে।

গ্রামাঞ্চলত ভূমিৰ ব্যৱহাৰ :

গ্রামাঞ্চলত কৃষকৰ বাবে মাটিয়েই জীয়াই থকাৰ সম্বল। এই মাটিত কৃষিকাৰ্য কৰিয়েই তেওঁলোকে জীৱন নিৰ্বাহ কৰে। কৃষিকাৰ্যৰ বাবে বহুতে বননি, ঘাঁঠনি আদি উভালি বিল, পিতনি, চৰণীয়া পথাৰ আদি মাটিৰে পুতি কৃষি ভূমিলৈ ৰূপান্তৰিত কৰে। এনে কৰোতে পৰিৱেশত পৰিব পৰা প্ৰভাৱৰ কথা বৰ বেছি ভো নহয়। আচলতে সামাজিক, অৰ্থনৈতিক, পৰিৱেশৰ কথাবোৰ বিবেচনা কৰিহে ভূমি ভাগ ব্যৱহাৰ কৰা উচিত।

নগৰ অঞ্চলত ভূমিৰ ব্যৱহাৰ :

নগৰত জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক। বৰ্ধিত জনসংখ্যাৰ বাবে ভূমিৰ প্ৰয়োজনো বেছি। জনসংখ্যা বৃদ্ধিৰ লগে লগে ব্যৱসায়-বাণিজ্য, উদ্যোগ, ৰাস্তা-ঘাট আদিৰো প্ৰসাৰ ঘটে। সেই কাৰণেই কাষৰীয়া কৃষিভূমি, জলাহভূমি বা বন্যভূমি আদিলৈ নগৰ সম্প্ৰসাৰিত হয়।

মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই আহিছে যদিও ব্যৱহাৰযোগ্য ভূমিৰ পৰিমাণ কমি অহাটো পৰিলক্ষিত হৈছে। ভূমিস্থলন, খননীয়া, মৰুকৰণ, ভূমিৰ অৱক্ষয় আৰু মানুহৰ বিভিন্ন কাৰ্যকলাপে ভূমি সম্পদৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি কৰিছে।

উত্তৰ লিখা :

- ◆ প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা?
- ◆ ব্যৱহাৰযোগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে কিয় বাঢ়িছে?

ভূমির অবক্ষয় (Land Degradation) :

বিভিন্ন কারণত মাটির স্বাভাবিক বৈশিষ্ট্য, গুণাগুণ আৰু গাঁথনি বিনষ্ট হৈ মাটিৰ অবক্ষয় ঘটে। অপবিকল্পিত কৃষি কাৰ্য, উদ্যোগীকৰণ, অৱণা আৰু ঘাঁহনিৰ অত্যধিক ব্যৱহাৰ আদিৰ ফলত মাটিৰ গুণাগুণৰ পৰিৱৰ্তন ঘটে। কৃষিক্ষেত্ৰত বাসায়নিক সাৰ, কীটনাশক দ্রব্য আদি বেছি পৰিমাণে প্ৰয়োগ কৰাৰ ফলত মাটি প্ৰদূষিত হয়। খেতিপথাৰত গঢ়ি উঠা ইটা-ভাটাৰ দৰে উদ্যোগবোৰেও ভূমিৰ ক্ষতিসাধন কৰে।



চিত্ৰ ১.২ ভূমিস্থলন

উৎস : <https://www.flickr.com/photos/wsdot/5360943856>

ভূমিস্থলন (Land Sliding) :

ভূমিস্থলন প্ৰাকৃতিক কাৰণত আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুর্যোগ। নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকাৰণি আদিৰ ফলত ওখ ঠাইৰ ভূখণ্ড তললৈ খহি পৰাকে ভূমিস্থলন বোলে। পাহাৰীয়া অঞ্চলত মানুহে মাটি কটা বা গচ্ছ-গছনি ধৰংস কৰাৰ ফলতো ভূমিস্থলন হ'ব পাৰে।

মাটিৰ ক্ষয়ীভৱন বা খনন (Soil Erosion) :


ৰ'দ, বতাহ, বৰষুণ, নদী, হিমবাহ আদিৰ কাৰ্যৰ ফলত মাটি ক্ষয়প্ৰাপ্ত হয়। মানুহৰ কাৰ্যৰ ফলতো মাটি ক্ষয় হ'ব পাৰে। বেছিকৈ মাটি চহালে সেই মাটি পানীৰ প্ৰবাহত উটি যায়।

গৰাখনীয়া (Bank Erosion) :

নদীৰ গতিপথত কাষৰ মাটি খহাই নিয়াকে গৰাখনীয়া বুলি কোৱা হয়। দুয়োপাৰত হোৱা খনীয়াৰ ফলত নেপৰীয়া মাটিৰ পৰিমাণ কমি আহে। বানপানী হৈ যোৱাৰ পাছত নেতো গৰাখনীয়াৰ মাত্ৰা বৃদ্ধি পায়।

মৰুকৰণ (Desertification) :

প্ৰাকৃতিক বা মানৱজনিত কাৰণত মৰুভূমিৰ প্ৰসাৰ ঘটাকে বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱাকে মৰুকৰণ বুলি কোৱা হয়। অধিক উৎপাদন পাৰৰ বাবে একেডৰা মাটিতে বেছিকৈ সাৰ, বাসায়নিক দ্রব্য, জলসিদ্ধিৰ আদি প্ৰয়োগ কৰি বাবে বাবে খেতি কৰি থাকিলে মাটিৰ উৰ্বৰতা নষ্ট হয়, পানী ধৰি ৰাখিব পৰা ক্ষমতা কমে আৰু ভূগৰ্ভৰ জলস্তৰ নিম্নগামী হয়। ফলত অঞ্চলটো শুকান বা মৰসদৃশ হৈ পৰিব পাৰে। মৰুভূমিৰ দাঁতিকাষৰীয়া অঞ্চলত বননি ধৰংস আৰু অধিক পশুচাৰণেও মৰুভূমিৰ প্ৰসাৰ ঘটাব পাৰে।



চিত্ৰ ১.৩ বেদিকা কৃষি

উৎস : <https://www.pxfuel.com/en/free-photo-qsdim>

ভূমি সংৰক্ষণ :

ভূমিৰ অৱক্ষয় ৰোধ কৰা আৰু ইয়াৰ সংৰক্ষণৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিব পাৰি। যেনে—

- ১। মাটিৰ গুণাগুণ সাপেক্ষে ঘাঁহ-বন আৰু বৃক্ষৰোপণ কৰা।
- ২। পৰিৱেশ অনুকূল কৃষি পদ্ধতি প্ৰয়োগ কৰা।
- ৩। উচ্চভূমি অঞ্চলত বেদিকা (Terrace) পদ্ধতিৰে খেতি কৰা হয়।


- ৪। জধে-মধে গচ কটা আৰু পাহাৰৰ মাটি কটা বন্ধ কৰা।
- ৫। কৃষিক্ষেত্ৰে চৌপাশে শাৰী শাৰীকৈ উপকাৰী গচ-গছনি বোপণ কৰা।
- ৬। বাৰহাৰ নোহোৱাকৈ পৰি থকা মাটিত বৃক্ষবোপণ কৰা।

উত্তৰ লিখা :

- ◆ ভূমিৰ গঠন কেনেদেৰে হয় ?
- ◆ কি কি কাৰণত ভূমিৰ অবক্ষয় হয় ?
- ◆ ভূমি সংৰক্ষণ কৰিব পৰা ব্যৱস্থাসমূহ কি কি ?

ক্ৰিয়াকলাপ :

- ◆ তোমাৰ অঞ্চলত গৰাখহনীয়া, ভূমিষ্ঠলন আদি কেতিয়াৰা হৈছেনে ?
যদি হৈছে পৰ্যবেক্ষণ কৰি লিখা। (শিক্ষকৰ সহায় ল'বা)



চিত্ৰ ১.৪ বতাহৰ গতি বোধ
কৰিবলৈ শাৰীকৈ বোৱা গচ

জল সম্পদ :

পৃথিৰীত প্ৰাণী আৰু উদ্ভিদ বৰ্তি থাকিবৰ বাবে পানী অপৰিহাৰ্য। পানী এবিধ নবীকৰণযোগ্য অজৈৱিক সম্পদ। পৃথিৰীৰ উপৰিভাগৰ প্ৰায় দুই-তৃতীয়াংশ পানীৰে আবৃত। তথাপি আমাৰ দৈনন্দিন কাম-কাজত ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ নিচেই তাকৰ। এই পৰিমাণ মুঠ পানীৰ প্ৰায় ২.৫ শতাংশ। এই মূল্যৱান পানীৰ অপব্যৱহাৰ হোৱা মানে সম্পদৰ অপব্যৱহাৰ হোৱা। জল সম্পদক লৈ বিভিন্ন সময়ত স্থানীয়, আঞ্চলিক, ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নানা ধৰণৰ বিবাদৰ সূত্ৰপাত হোৱা দেখা যায়। উদাহৰণ স্বৰূপে কৰ্ণটিক আৰু তামিলনাড়ুৰ মাজেৰে বৈ ঘোৱা কাৰেৰী নদীৰ পানীৰ ব্যৱহাৰক লৈ হোৱা বিবাদৰ কথা উল্লেখ কৰিব পাৰি। এনেবোৰ কাৰণতে জল সম্পদৰ ব্যৱহাৰ, ব্যৱস্থাপনা আৰু সংৰক্ষণৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয়।

পানীৰ ব্যৱহাৰ :

পৃথিৰীৰ সমুদ্যয় পানীৰ সৰহ ভাগেই মানুহৰ বাবে ব্যৱহাৰযোগ্য নহয়। সাগৰ-মহাসাগৰৰ অসীম জলৰাশিৰ পানী শোধন নকৰাকৈ খোৱাৰ উপযোগী নহয়। কাৰণ এই পানী লুণীয়া। আমাৰ বাবে ব্যৱহাৰযোগ্য পানীৰ ভিতৰত ৭০ শতাংশই সহজে তুকি পাৰ পৰা অৱস্থাত নাই। এইবোৰ উচ্চ পৰ্বত, এণ্টাৰ্কটিকা আদিত বৰফ হিচাপে আছে। বৰষুণ, ভূগৰ্ভৰ জল, নদ-নদী আদিৰিপৰা পোৱা প্ৰায় ১ শতাংশমান পানীহে আমি নিৰ্মল পানী হিচাপে ব্যৱহাৰ কৰিব পাৰো। পৃথিৰীত পানীৰ পৰিমাণ সামগ্ৰীকভাৱে একে থাকে যদিও সকলো ঠাইতে সমানে উপলব্ধ নহয়। পানী বাষ্পীভৱন (Evaporation), অধোক্ষেপণ (Precipitation) আৰু প্ৰবহন (Runoff) প্ৰক্ৰিয়াৰ দ্বাৰা পুনৰ উৎসসমূহত জমা হয়। জল সম্পদ প্ৰধানকৈ জলসিপ্তন, পৰিবহণ, উদ্যোগ আৰু ঘৰৱা কামত ব্যৱহাৰ হয়। বিদ্যুৎ শক্তি আহৰণৰ বাবেও জল সম্পদ বহু পৰিমাণে ব্যৱহাৰ হয়। জনসংখ্যা বৃদ্ধিৰ ফলত পানীৰ ব্যৱহাৰ যথেষ্ট বাঢ়িছে। সেই অনুপাতে ব্যৱহাৰযোগ্য পানীৰ যোগান বড়া নাই। পানীৰ উৎসসমূহ প্ৰদূষিত হ'বলৈ ধৰাৰ বাবেও ক্ৰমে ব্যৱহাৰযোগ্য পানীৰ অভাৱ হ'বলৈ ধৰিছে।

পানীৰ সংকট :

পৃথিৰীৰ বিভিন্ন অঞ্চল - কাটাৰ, ইজৰাইল, লেবানন, ইৰান আদি দেশত বৰ্তমান পানীৰ ব্যাপক সংকটে দেখা দিছে। আফ্ৰিকা, পশ্চিম এছিয়া, দক্ষিণ এছিয়া, মেঙ্গিকো আদিৰ বহু ঠাইত বৰ্তমান নিৰ্মল পানীৰ অভাৱজনিত সমস্যা গা কৰি উঠিছে। সাধাৰণতে উন্নত দেশসমূহে দুখীয়া দেশসমূহতকৈ বেছি পৰিমাণে পানী ব্যৱহাৰ কৰে। পশ্চিমীয়া ধনী দেশৰ এজন নাগৰিকে গড় হিচাপে দৈনিক প্ৰায় ৩০০ লিটাৰ পানী ব্যৱহাৰ কৰাৰ বিপৰীতে এজন ভাৰতীয় মানুহে প্ৰায় ২৫ লিটাৰমান পানীহে ব্যৱহাৰ কৰিবলগীয়া হয়। বাজস্থান, গুজৰাট আদি ঠাইত বৰষুণৰ পৰিমাণ কম হোৱা বাবে মানুহে ভূগৰ্ভৰ জলৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয়। ফলত এই পানীৰ স্তৰ ক্ৰমে নামি গৈ থাকে। উত্তৰ-পূৰ্ব ভাৰতত গ্ৰীষ্মকালত বৰষুণৰ মাত্ৰা বেছি। খৰালি বৰষুণৰ পৰিমাণ যথেষ্ট কম। সেয়ে অঞ্চলটোত পানীৰ পৰিমাণৰো তাৰতম্য ঘটে।

কৃষিক্ষেত্রত ব্যৱহৃত ৰাসায়নিক সাৰ, কীটনাশক দ্রব্য আৰু পানীত দ্রবীভূত হৈ বছ ঠাইত পানী দূষিত হৈছে। একেদৰে উদ্যোগবোৰপৰা নিৰ্গত হোৱা আৱৰ্জনা আৰু বিভিন্ন দ্রব্য মিহলি পানী নদ-নদীত পেলাই দিয়াৰ বাবেও পানী প্ৰদূষিত হৈ পৰে। এনে ধৰণৰ বিষাক্ত আৱৰ্জনা নলা-নৰ্দমা, নৈ-বিল বা জান-জুৰিত পেলাই দিয়া তোমালোকে নিশ্চয় দেখিছা? গুৱাহাটী মহানগৰীৰ মাজেৰে বৈ যোৱা ভৰলু নৈখনৰ পানী মানুহে পেলোৱা আৱৰ্জনাৰে প্ৰদূষিত হৈ পৰিছে। এক প্ৰবাহমান নৈ হিচাপে ভৰলু নৈক আমি অচিৰে প্ৰদূষণৰপৰা মুক্ত কৰা উচিত।

জানি থওঁ আহা :

- ◆ ইউনিচেফৰ তথ্য অনুসৰি বিশ্বৰ $\frac{1}{4}$ অংশ (প্ৰায় ৪ নিযুত জনসংখ্যা) মানুহে বছৰটোৰ কমেও এমাহ পানীৰ সংকটত ভোগে। পানীৰ এনে সংকট বাঢ়ি গৈ থাকিলে ২০২৫ চন মানতে পৃথিবীৰ আধা জনসংখ্যাই ব্যৱহাৰযোগ্য পানীৰ নাটনিত ভুগিব।

ক্ৰিয়াকলাপ :

- ◆ ব্যৱহাৰযোগ্য নিৰ্মল পানীৰ অভাৱ হোৱাৰ কাৰণ কি?
- ◆ কি কি ব্যৱস্থা হাতত ল'লে পানীৰ প্ৰদূষণ কমাব পাৰি?
- ◆ কাষত দিয়া বাতৰিৰ শিৰোনামবোৰ পঢ়া আৰু পানীৰ সংকটৰ বিষয়ে উপলব্ধি কৰা। পানীৰ সংকট আঁতৰাব পাৰিনে?



পানীৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা :

পানীৰ সমস্যা দূৰ কৰিবলৈ হ'লৈ আমি পানী সংৰক্ষণৰ প্ৰতি সচেষ্ট হ'ব লাগিব। পানী সংৰক্ষণৰ কেইচিমান ব্যৱস্থা তলত উল্লেখ কৰা হ'ল—

- ১। পানীৰ প্ৰদূষণ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
- ২। অৱগ্য তথা ঘাঁহনিয়ে বৌঁৰতী পানীক বাধা দি ভূগৰ্ভৰ জলৰ পৰিমাণ বৃদ্ধিৰ সহায় কৰে। সেয়ে বৃক্ষৰোপণত মনোনিৰেশ কৰিব লাগে।
- ৩। বেদিকা কৃষিৰ জৰিয়তে পানীৰ প্ৰবাহ হ্ৰাস কৰিব পাৰি। ইয়াৰ যোগেদি পাহাৰৰ তলত পানী সংৰক্ষণ কৰিব পাৰি।
- ৪। কৃষিক্ষেত্রত জলসিঞ্চন কৰোতে প্ৰয়োজনতকৈ বেছি পানী ব্যৱহাৰ কৰিব নালাগে। ৰ'দৰ উন্নাপ কম থকা সময়ত পানী দিলে বাঞ্ছীভৱন কম হয়।
- ৫। বৰষুণৰ পানী সংগ্ৰহ কৰি সেই পানী নানা কামত ব্যৱহাৰ কৰিব পাৰি।
- ৬। পানী পুনৰ ব্যৱহাৰ কৰিও সংৰক্ষণ কৰিব পাৰি। এবাৰ ব্যৱহাৰ কৰাৰ পাছত একেখিনি পানীকে পৰিশোধন কৰি লৈ পুনৰ কামত খুটুওৱাকে পানীৰ পুনৰ চক্ৰায়ন বোলে।
- ৭। মুকলি ঠাইৰ পানীত বাঞ্ছীভৱনৰ মাত্ৰা বেছি হয়। গছ-গছনি ৰোপণৰ দ্বাৰা ইয়াৰ মাত্ৰা কমাব পাৰি।
- ৮। পানীৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি সকলোৱে সচেতন হ'ব লাগিব। সংৰক্ষণৰ বাবে সচেতনতা গঢ়ি তুলিবলৈ পৰিয়াল, বিদ্যালয় আৰু সমাজৰ সকলো স্বৰতে প্ৰচেষ্টা হাতত লোৱা উচিত।

ক্ৰিয়াকলাপ :

- ◆ পানী সংৰক্ষণৰ বাবে আৰু কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি দলত আলোচনা কৰি লিখা।

বনজ সম্পদ :

বনজ সম্পদে আমাৰ পৃথিবীখনক এক সুন্দৰ পৰিৱেশ প্ৰদান কৰিছে। উদ্বিধে আমাৰ খাদ্য সস্তাৰৰ লগতে দৈনন্দিন



চিত্ৰ ১.৫ ঘাঁহনি অঞ্চল

ইমেজ : Wikimedia Commons

ব্যৱহাৰ হোৱা অনেক সামগ্ৰী যোগান ধৰে। প্ৰকৃতিৰ এই অঞ্চল উপাদানসমূহৰ সৈতে থকা মানুহৰ পাৰম্পৰিক সম্পর্কৰ ফলতেই অঞ্চল বিশেষে সুকীয়া পৰিৱেশৰ সৃষ্টি হৈছে।

পৃথিবীৰ মুঠ মাটি কালিৰ এক-ভূটীয়াঁশবোৰু কম বননি-ঘাঁহনিয়ে আগুৰি আছে। এইবোৰেই ক্ষুদ্ৰাতিক্ষুদ্ৰ জীৱাণুৰ পৰা অতিকায় জীৱ-জন্মলৈকে সকলোৰে আশ্ৰয় স্থল। সেয়েহে সম্পদ হিচাপে এইবোৰৰ অৰ্থনৈতিক, সাংস্কৃতিক আদি নানা ধৰণৰ মূল্য আছে।

ব্যৱহাৰ :

বনজ সম্পদৰ ব্যৱহাৰ দুই ধৰণে হয়— বাণিজ্যিক (Commercial) আৰু পাৰিস্থিতিক (Ecological)। আমাৰ প্ৰয়োজনীয় বাঁহ, কাঠ, খৰি, কেঁচামাল, ঔষধি উদ্বিধ আদি বননিৰপৰাই পাওঁ। লিখিবলৈ ব্যৱহাৰ কৰা কাগজখিলাও আমি বনজ সম্পদৰপৰাই আহৰণ কৰো। এইবিলাকেই বনজ সম্পদৰ বাণিজ্যিক ব্যৱহাৰ। সেইদৰে উদ্বিধে আমাৰ অক্সিজেনৰ যোগান ধৰে, বন্যপ্ৰাণীক আশ্ৰয় প্ৰদান কৰে, মাটি সংৰক্ষণত সহায় কৰে, ভূগৰ্ভৰ জল বৃদ্ধিত সহায় কৰে, গোলকীয় উত্তাপ হুস কৰে। এনে ধৰণৰ উপযোগিতা বা ব্যৱহাৰেই হ'ল পাৰিস্থিতিক ব্যৱহাৰ। তোমালোকে আগৰ শ্ৰেণীৰ পাঠত পাই আহিছা যে জীৱজগত জীৱমণ্ডল (Biosphere)ৰ ভিতৰতে থাকে আৰু ইয়াৰ প্ৰতিটো উপাদানে পাৰম্পৰিক সম্পর্কৰ যোগেনি এটা পাৰিপৰ্শ্বিক অৱস্থাৰ সৃষ্টি কৰি জীয়াই থাকে। সেয়েহে এই উপাদানসমূহৰ কোনো এটাৰ হাস-বৃক্ষি হ'লেই পৰিৱেশত ভাৰসাম্যহীনতাই দেখা দিয়ে। সামান্য পৰৱাৰা বা জীৱাণু এটায়ো আমাৰ পৰম উপকাৰ কৰে। উদাহৰণস্বৰূপে মৌ-মাখিৰ পৰা আমি মৌজোল পাওঁ। পথিলাই উদ্বিধৰ বৎশবৃদ্ধিত সহায় কৰে। শণুণে মৰাশ খাই কৰে। উপৰি গচ্ছলতিকা, ফুল-ফল আৰু নানা তৰহৰ প্ৰাণীয়ে মানুহক আনন্দও দিয়ে। এনেদৰে প্ৰত্যেকটো উপাদানেই আমাৰ কিবা নহয় কিবা প্ৰকাৰে সহায় কৰে।



চিত্ৰ ১.৬ কেকটাছ

ইমেজ : via Wikimedia Commons

বিতৰণ :

বনজ সম্পদসমূহ প্ৰধানকৈ উষ্ণতা, বৰষুণ, জলীয় ভাপ আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি বিকশিত হয়। অৱণ্য হ'ল স্বাভাৱিকভাৱে নবীকৰণযোগ্য সম্পদ। অধিক বৃষ্টিপাত আৰু উষ্ণতাৰ অঞ্চলসমূহত ডাঠ হাবি-বননি দেখা যায়। মধ্যমীয়া বৰষুণ হোৱা ঠাইত ঘাঁহনিৰ বিস্তৃতি বেছি। শুকান জলবায়ু অঞ্চলৰ পাতলীয়াকৈ জোপোহা গচ্ছ দেখিবলৈ পোৱা যায়। তাত কিছু কাঁইটীয়া উদ্বিধো থাকে।

অৱণ্যসমূহক ঘাঁইকৈ



চিৰসেউজীয়া আৰু পৰ্ণপাতী হিচাপে ভাগ কৰা হয়। চিৰসেউজীয়া ক্ৰান্তীয় অৱণ্যসমূহক বৰ্ষাৰণ্য বুলিও জনা যায়। উষ্ণ আৰু অধিক বৃষ্টিপাত হোৱা অঞ্চলত এই অৱণ্য আছে। এনে ডাঠ অৱণ্যৰ ভিতৰলৈ সূৰ্যৰ পোহৰো সহজে সোমাৰ নোৱাৰে। অসমৰ দিহিং-পাটকাই এখন বৰ্ষাৰণ্য। ইয়াত হোলোং, মেকাই আদি অতি গুৰি গচ্ছ পোৱা যায়। লগতে কিছু চাপৰ গচ্ছে পোৱা যায়। এই অৱণ্যত

চিত্ৰ ১.৭ বড়োডেন্দ্ৰন ফুল

ইমেজ : <https://images.app.goo.gl/JsN8m3Hwkbs97RLP6>

নানাবিধ লতা, বাঁহ, বেত, কপোফুল আদিও থাকে। ইয়াত থকা জীর-জন্ম, নানা প্রজাতির চৰাই-চিৰিকতিবোৰৰ আশ্রয়ৰ বাবে এই গছ-গছনিবোৰ অতি প্ৰয়োজনীয়। কিন্তু বিভিন্ন কাৰণত এই গছ-গছনিবোৰৰ সংখ্যা কমি আহিছে। ফলস্বৰূপে



চিত্ৰ ১.৮ ক্রান্তীয় চিৰসেউজীয়া অৱণ্ণ

উৎস : via Wikimedia Commons

আৰু সচেতনতা বাঢ়িৰ লাগিব। বাঢ়ীয় উদ্যান, সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আদিৰ উপৰি ব্যক্তিগতভাৱেও আমি অৱণ্ণ সম্পদ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত।

ক্ৰিয়াকলাপ :

- ❖ বনজ সম্পদ আমি কিয় সংৰক্ষণ কৰিব লাগে?
- ❖ তুমি থকা ঠাইখনৰ বনজ সম্পদবোৰ চিনান্ত কৰি তাৰ এখন তালিকা কৰা। এইবোৰক বিনষ্ট হোৱাৰপৰা বক্ষা কৰিবলৈ কি কি ব্যৱস্থা হাতত ল'বা?

শক্তি সম্পদ :

শিঙ্গ-উদ্যোগ, কৃষি, পৰিবহণ, যোগাযোগ, প্ৰতিৰক্ষা আদি সকলো ক্ষেত্ৰে শক্তি সম্পদৰ প্ৰয়োজনীয়তা অপৰিসীম। শক্তি সম্পদক দুই ভাগত ভাগ কৰিব পাৰি। যেনে— পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি সম্পুদ।

পৰম্পৰাগত শক্তি সম্পদ :

অতীজৰপৰা জুই জলাবলৈ ব্যৱহাৰ কৰি আহা খৰি আৰু অন্যান্য জীৱাশ্ম ইঞ্চনবোৰেই হ'ল পৰম্পৰাগত শক্তিৰ উৎস। কয়লা, পেট্ৰলিয়াম, আৰু প্ৰাকৃতিক গেছ আদি জীৱাশ্ম ইঞ্চন। এনে ইঞ্চন নতুনকৈ সৃষ্টি কৰিব নোৱাৰি। মানুহে যিমান বেছিকে এই ইঞ্চন শক্তি খৰচ কৰিব সিমান সোনকালে সেইবোৰ শেষ হৈ যাব।

কয়লা :

কয়লা এবিধ জীৱাশ্ম ইঞ্চন। ইয়াক ঘৰুৱা ইঞ্চন হিচাপে ব্যৱহাৰ কৰাৰ উপৰি লো-তীখাৰ উদ্যোগ, ভাপ ইঞ্জিন, তাপ বিদ্যুৎ কেন্দ্ৰ আদিত ইঞ্চন হিচাপে ব্যৱহাৰ হয়। ভাৰতৰ বাণীগঞ্জ, ঝাৰিয়া, ধানবাদ, বোকাৰো আদি উল্লেখযোগ্য কয়লা উৎপাদনকাৰী ঠাই। অসমৰ লিডু, মাকুম, জয়পুৰ আদি আৰু মেঘালয়ৰ চেৰাপুঞ্জীত কিছু পৰিমাণে কয়লা পোৱা যায়।

পেট্ৰলিয়াম :

পেট্ৰলিয়াম ভূপৃষ্ঠৰ তলৰ শিলাস্তৰৰ মাজত জমা হৈ থকা এবিধ জুলীয়া জীৱাশ্ম ইঞ্চন। তেল খাদৰপৰা খাৰুৱা তেল (Crude Oil) আহৰণ কৰি শোধনাগাৰত শোধন কৰি, পেট্ৰল, ডিজেল, কেৰাচিন আদি উৎপন্ন কৰা হয়। অতি

মূল্যবান সম্পদ হেতুকে ইয়াক ‘পনীয়া সোণ’ বুলিও কোরা হয়। পৃথিবীর মুখ্য পেট্রলিয়াম উৎপাদনকারী দেশসমূহ হ'ল ইরাণ, ইরাক, চৌড়ি আবৰ, আমেরিকা যুক্তরাষ্ট্র, বাছিয়া আদি। অসমৰ ডিগৈবে, নাহৰকটীয়া, মৰাণ, মহাৰাষ্ট্ৰৰ বম্বে হাই আদি অঞ্চলত পেট্রলিয়াম উদ্ঘাটন কৰা হয়। বন্ধন কাৰ্যত ইঞ্জন হিচাপে ব্যৱহাৰ কৰা এল পি জি (Liquidified Petroleum Gas) এবিধ পেট্রলিয়াম গেছ।

প্ৰাকৃতিক গেছ :

ভূগৰ্ভত পেট্রলিয়ামৰ সৈতে প্ৰাকৃতিক গেছো মজুত হৈ থাকে। তৈলখাদৰপৰা খাৰুৱা তেল আহৰণ কৰাৰ সময়তে প্ৰাকৃতিক গেছো আহৰণ কৰা হয়। ঘৰুৱা তথা উদ্যোগিক ইঞ্জন ৰাপে প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰা হয়। ভাৰতৰ জয়চালমেৰ, কৃষণ-গোদাৰৰী ব-দ্বীপীয় অঞ্চল আদিত প্ৰাকৃতিক গেছ আছে। অসম, ত্ৰিপুৰা, বাজস্থান আৰু মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চলতো প্ৰাকৃতিক গেছ পোৱা যায়।

সংৰক্ষণ :

জীৱাঞ্চ ইঞ্জনসমূহৰ ব্যাপক ব্যৱহাৰৰ ফলত এইবোৰৰ পৰিমাণ দ্রুত গতিত কমি আহিছে। ঘৰুৱা কামৰ বাহিৰে উদ্যোগসমূহত উৎপাদন বৃদ্ধি কৰিবলৈ যাওতে কয়লাৰ ব্যৱহাৰ বাঢ়িছে। গাড়ী-মটৰ তথা অন্যান্য যান-বাহন আৰু যন্ত্ৰপাত্ৰৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে পেট্রলিয়ামৰ ব্যৱহাৰো বৃদ্ধি হৈছে। এনেবোৰ কাৰণতে বৰ্তমান জীৱাঞ্চ ইঞ্জনসমূহৰ মিতব্যয়ী ব্যৱহাৰ আৰু ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰাৰ সময় আহি পৰিছে। অন্যথা ভূগৰ্ভত সঞ্চিত হৈ থকা জীৱাঞ্চ ইঞ্জনৰ ভঁৰাল শূন্য হৈ পৰিব।

ত্ৰিয়াকলাপ :

- ❖ শক্তি সম্পদ মানে কি?
- ❖ জীৱাঞ্চ ইঞ্জনসমূহ চিৰদিন একে পৰিমাণে নথকাৰ কাৰণ কি?

অপৰম্পৰাগত শক্তি সম্পদ :

জীৱাঞ্চ ইঞ্জনসমূহ শেষ হৈ যোৱাৰ আগতে মানুহে অন্য উৎসৰপৰা শক্তি আহৰণৰ ব্যৱস্থা কৰাটো প্ৰয়োজন। সেয়েহে আজিকালি অপৰম্পৰাগত শক্তিৰ উৎসসমূহ, যেনে— সৌৰশক্তি, জলশক্তি, বতাহশক্তি, জোৱাৰৰ শক্তি আদি নবীকৰণযোগ্য শক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই শক্তি ব্যৱহাৰৰ আন এক সুবিধা হ'ল ইয়াত প্ৰদূষণৰ মাত্ৰা কম। অৱশ্যে ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান অসুবিধাও নথকা নহয়।

কাষৰ তালিকাখনলৈ মন কৰিলে দেখিবা যে অপৰম্পৰাগত শক্তি ব্যৱহাৰৰ সুবিধা বহুত।

জানি থওঁ আহা :

শক্তিৰ উৎস	সুবিধা	অসুবিধা
সৌৰশক্তি	১। অক্ষয় সম্পদ ২। প্ৰদূষণ মুক্ত	১। উৎপাদন ব্যয় বহুল
বতাহশক্তি	১। প্ৰদূষক নহয় ২। উৎপাদন খৰচ কম	১। চৰাইৰ বাবে অন্যায়কাৰী (বতাহ কলৰ পাৰ্থীত চৰায়ে খুন্দা খাৰ পাৰে) ২। কিছু পৰিমাণে শব্দ প্ৰদূষণ হয়
জোৱাৰৰ শক্তি	১। প্ৰদূষণহীন ২। অক্ষয় সম্পদ	১। জলচৰ প্ৰাণীৰ আবাসত ব্যায়াট ঘটে। ২। বিদ্যুৎশক্তি কাৰ্যক্ষম কৰা কঠিন।
পাৰমাণবিক শক্তি	১। বহুত পৰিমাণৰ শক্তি পোৱা যায়।	১। তেজক্ষিয় আৰজনা ওলায়। ২। খৰচী
জৈৱ গেছ	১। কম খৰচী ২। বৰ্জিত পদাৰ্থ ব্যৱহাৰ কৰিব পাৰি।	১। সেউজ গ্ৰহ সমস্যাৰ উত্তৰ হয়।
ভূ-তাপীয় শক্তি	১। পৰিষ্কাৰ, পৰিৱেশ উপযোগী ২। সদা উপলব্ধ	১। দীৰ্ঘ দূৰত্বত অৱস্থিত বাবে বিদ্যুৎ পৰিবহণত খৰচ বেছি।

সৌরশক্তি :

সূর্য অফুরন্ত শক্তির ভূঁবাল। আমি প্রত্যেক দিনেই সূর্যৰ তাপ আৰু পোহৰ পাই থাকো। সূর্যৰ এই শক্তিক সৌৱ কোষৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই বিদ্যুৎ শক্তিৰ সহায়ত সৌৱ চৌকা (Solar Cooker), সৌৱ হিটাৰ (Solar Heater) আদি চলোৱা হয়। সৌৱকোষ (বেটাৰী)ৰ জৰিয়তে সৌৱ বিদ্যুৎ উৎপাদন কৰা হয়। ঘড়ী, কেলকুলেটৰ আদি চলোৱা, বিদ্যুৎ সংযোগ নথকা গাঁৱত বিজুলী চাকি জুলোৱাৰ উপৰি মহাকাশ যান, উপগ্ৰহ আদিতো সৌৱশক্তি ব্যৱহাৰ কৰা হয়।

বতাহশক্তি :

বতাহ এবিধ অক্ষয় শক্তি সম্পদ। বতাহৰ তীব্ৰতা থকা উপকূলীয় অঞ্চল, পৰ্বতৰ গিৰিপথ আদিত বতাহ কল (Wind Mill) বহুৱাই বিদ্যুৎ শক্তি উৎপন্ন কৰা হয়। এই শক্তিৰ দ্বাৰা পানী উঠোৱা পাম্প, আটা-ময়দাৰ মিল, বৈদ্যুতিক জেনেৰেটৰ আদি চলাব পাৰি। নেদাৰলেণ্ড, ডেনমাৰ্ক, জাৰ্মানী, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি প্ৰধান বতাহ শক্তি উৎপাদনকাৰী দেশ। ভাৰতৰ গুজৰাটৰ কচ উপকূল, তামিলনাড়ুৰ টুটিকৰিণত থকা এনে প্ৰকল্প উল্লেখযোগ্য। জয়চালমেৰত অবস্থিত ১,৬০০ মেগাৱাটসম্পন্ন বতাহ পাৰ্কখন ভাৰতৰ ভিতৰেত আটাইতকৈ ডাঙৰ।

পাৰমাণৰিক শক্তি :

ইউৰেনিয়াম, থৰিয়াম আদিৰ দৰে তেজন্ত্ৰিয় পদাৰ্থসমূহৰ অণু-পৰমাণুত নিহিত হৈ থকা শক্তিৰপৰা পাৰমাণৰিক শক্তি আহৰণ কৰা হয়। উত্তৰ আমেৰিকা আৰু ইউৰোপৰ উন্নত দেশবোৰত এনে শক্তিৰ প্ৰকল্প আছে। ভাৰতৰ কালপক্ষ (তামিলনাড়ু), নাৰোৱা (উত্তৰ প্ৰদেশ), তাৰাপুৰ (মহাৰাষ্ট্ৰ), ৰাণপ্ৰতাপ নগৰ (ৰাজস্থান) আদি এই ক্ষেত্ৰত উল্লেখযোগ্য।

ভূতাপীয় শক্তি :

ভূগৰ্ভত থকা শিল আদিৰ লগত সংযুক্ত তেজন্ত্ৰিয় পদাৰ্থৰপৰা নিৰ্গত হোৱা শক্তিয়েই ভূতাপীয় শক্তি। ইয়াক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি। উষও প্ৰস্তৱন, গলিত লাভা বা বাষ্পৰ উত্তাপৰপৰা বিদ্যুৎ শক্তি উৎপন্ন কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ, মেক্সিকো, জাপান আদি দেশত এনে শক্তি ব্যৱহাৰ কৰা হয়। ভাৰতৰ মণিকৰণ (হিমাচল প্ৰদেশ) লাডাখৰ পুগা (জন্মু-কাশীৰ) গুজৰাটৰ কাম্পে, চট্টগ্ৰাম তাতাপানী আৰু ৰাবখণ্ডৰ সূৰজকুণ্ডত এনে শক্তিৰ প্ৰকল্প আছে।

জোৱাৰ শক্তি (Tidal Power) :

সমুদ্ৰৰ জোৱাৰ-ভাটাৰপৰা বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰি। জোৱাৰৰ সময়ত উঠি অহা পানী আবদ্ধ কৰি ভাটাৰ সময়ত নামি যাবলৈ দি টাৰবাইন'ৰ সহায়ত বিদ্যুৎ উৎপন্ন কৰা হয়। ৰাছিয়া, ফ্ৰান্স আদিত এনে ব্যৱস্থা আছে। ভাৰতৰ কচ উপসাগৰত এনেদৰে বিদ্যুৎ শক্তি উৎপন্ন কৰা হয়।

জৈৱ গেছ (Bio-Gas) :

মৃত জীৱ-জন্তু আৰু উদ্বিদৰ অৱশিষ্ট, কৃষিজাত আৰৱ্জনা, গোৱৰ আদিক বিশেষ প্ৰক্ৰিয়াৰে গেছীয় ইঞ্চনলৈ ৰূপান্তৰিত কৰিব পাৰি। গেছ যন্ত্ৰত জমা কৰি থোৱা আৰৱ্জনাবোৰপৰা উৎপন্ন হোৱা গেছৰ দ্বাৰা বিজুলী বাতি জুলোৱা আৰু ৰঞ্চা-বঢ়া কাম কৰিব পাৰি।

জলবিদ্যুৎ শক্তি :

নদী বা বৰষুণৰ পানী বান্ধৰ সহায়ত আবদ্ধ কৰি যান্ত্ৰিক পদ্ধতিৰে বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয়। পৃথিবীৰ চাৰি ভাগৰ এভাগ বিদ্যুৎ এনেদৰেই উৎপন্ন কৰা হয়। ভাৰতৰ ভাক্ৰণাঞ্চল, দামোদৰ উপত্যকা, গান্ধীসাগৰ আদি

উল্লেখযোগ্য জলবিদ্যুৎ প্রকল্পস্থান। বর্তমান সময়ত বহুতো বৃহৎ নদী বান্ধসমূহৰ দ্বাৰা নদী- অৱবাহিকাৰ পৰিৱেশ বিনষ্ট হয় বুলি আশংকা কৰে।

সংৰক্ষণ :

পৃথিবীৰ প্ৰায় সকলোতে শক্তি সম্পদ বিয়পি থকা বুলি ক'ব পাৰি। কিন্তু এই সম্পদ আহৰণৰ ক্ষেত্ৰত খৰচ, সময়, শ্ৰম, প্ৰযুক্তি আদি কাৰকবোৰ জড়িত হৈ আছে। যিকোনো সম্পদ আমি অনায়াসে আহৰণ কৰিব নোৱাৰো। সেয়ে সম্পদৰ অপচয় কৰা উচিত নহয়। ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যযী নহ'লে সম্পদ সংৰক্ষিত নহয়। ভৱিষ্যতৰ কাৰণে সম্পদ ৰাহি কৰিবলৈ হ'লে সম্পদৰ অপচয় ৰোধ কৰিব লাগিব। মানুহে প্ৰয়োজনতকৈ অধিক সম্পদ ভোগ কৰিলে উৎপাদনো বেছিকে কৰিবলগীয়া হয়। ফলত অধিক সম্পদ আৰু শক্তিৰ প্ৰয়োজন হয়। সেই অনুপাতে প্ৰদূষণৰ মাত্ৰাও বৃদ্ধি হয়। সেয়েহে সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যযী আৰু সংৰক্ষণৰ প্ৰতি সচেতন হোৱাটো সকলোৰে কৰ্তব্য।

উন্নৰ লিখা :

- ◆ পৰম্পৰাগত শক্তি বুলিলে কি বুজা?
- ◆ শক্তিৰ বিকল্প হিচাপে অপৰম্পৰাগত শক্তি কিয় গুৰুত্বপূৰ্ণ?
- ◆ শক্তি সম্পদ কিয় সংৰক্ষণ কৰিব লাগে?

মনত ৰাখিবলগীয়া কথা :

- ◆ মানুহৰ কামত অহা প্ৰকৃতিৰ আটাইবোৰ উপাদানেই প্ৰাকৃতিক সম্পদ।
- ◆ জীৱজগতৰ মূল আধাৰ হিচাপে ভূমি সম্পদ অতি গুৰুত্বপূৰ্ণ।
- ◆ এক-ছেণ্টিমিটাৰ মানৰ ভূমিৰ এটা তৰপ গঠন হ'বলৈ কেবাশ বছৰৰ প্ৰয়োজন হয়।
- ◆ ভূমি সম্পদৰ উপযুক্ত ব্যৱহাৰ নহ'লে ব্যৱহাৰযোগ্য ভূমিৰ নাটনি হয়।
- ◆ জনসংখ্যাৰ বৃদ্ধি, অপৰিকল্পিত ব্যৱহাৰ আৰু বিভিন্ন প্ৰাকৃতিক কাৰণত ভূমিৰ সমস্যাই দেখা দিছে।
- ◆ বিভিন্ন উপায়েৰে ভূমি সংৰক্ষণ কৰিব পাৰি।
- ◆ জল সম্পদ আমাৰ বাবে প্ৰকৃতিৰ এক অনবদ্য অৱদান।
- ◆ জল সম্পদৰ উপযুক্ত ব্যৱহাৰ, ব্যৱস্থাপনা আৰু সংৰক্ষণ অবিহনে জল সংকটৰ সৃষ্টি হয়।
- ◆ বনজ সম্পদৰ ব্যৱহাৰ, সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ প্ৰতি সকলো সচেতন হোৱা উচিত।
- ◆ বনজ সম্পদৰ উপাদানসমূহৰ মাজত পাৰম্পৰিক সম্পৰ্ক আছে। মানুহক বিভিন্ন প্ৰকাৰে এই সম্পদে সহায় কৰে।
- ◆ শক্তি সম্পদ মানুহৰ উন্নতিৰ বাবে অপৰিহাৰ্য।
- ◆ পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ সংৰক্ষণ অত্যন্ত প্ৰয়োজনীয়।
- ◆ জীৱাশ্ম ইঞ্চনসমূহৰ ভঁৰাল দিনক দিনে কমি আহিছে। গতিকে বিকল্প শক্তিৰ ব্যৱহাৰৰ ওপৰত জোৰ দিয়া উচিত।
- ◆ সামাগ্ৰিকভাৱে সকলো সম্পদৰে সংৰক্ষণ দৰকাৰ।

- ১। চমু উত্তর লিখা—
- মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা।
 - কোনো এঠাইত জন বসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা? (দুটা কাৰণ লিখা)
 - ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ দৰ্শোৱা।
 - বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা।
- ২। শুন্দ উত্তৰত চিন দিয়া—
- তলৰ কোনটোৱে পানীৰ সংৰক্ষণত সহায় কৰে?
 - (১) অবাবতে পানীৰ টেপ খুলি থলে, (২) ভূগৰ্ভৰ পানীৰ অত্যধিক ব্যৱহাৰ কৰিলে, (৩) বৰষুণৰ পানী জমা কৰি থলে। ✓
 - (খ) নিৰ্মল পানী পাবলৈ হ'লে—
 - (১) আৰ্জনাবোৰ নৈত পেলাব লাগে, (২) পানীত ৰাসায়নিক সাব মিহলাব লাগে, (৩) পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ বাখিব লাগে। ✓
 - (গ) তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে—
 - (১) জীৱাশ্ম ইঞ্চনৰ ব্যৱহাৰ অধিক হ'লে, (২) অপৰম্পৰাগত শক্তিৰ সুব্যৱহাৰ কৰিলে, (৩) শক্তি সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যী হ'লে। ✓
- ৩। ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা। (৮০টা মান শুন্দৰ ভিতৰত)
- ৪। তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে? পৰিয়ালৰ জ্যেষ্ঠ লোক বা ওচৰৰ বিজ্ঞলোকৰপৰা সেই সম্পর্কে জানি লৈ এটি টোকা যুগ্মত কৰা।
- ৫। বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত?
- ৬। শক্তি সম্পদ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগে?
- ৭। চমু টোকা লিখা—
- ক্ষয়প্রাণী, (খ) জীৱাশ্ম ইঞ্চন, (গ) মৰকৰণ, (ঘ) সৌৰশক্তি, (ঙ) ভূমিস্থলন
- ৮। পাৰ্থক্য দেখুওৱা —
- গ্রামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ
 - পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি।
- ৯। তোমালোকৰ ওচৰে-পাজৰে থকা বনজ সম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰিবপৰা উপায়সমূহ উল্লেখ কৰা।
- ১০। অপৰম্পৰাগত শক্তিসম্পদ কি কি? এইবোৰ কেনেকৈ পোৱা যায় বা সংগ্ৰহ কৰা হয় তাৰ এখন তালিকা প্ৰস্তুত কৰা।

